

অধ্যায়-12

বিদ্যুৎ

(ELECTRICITY)

আধুনিক সমাজত বিদ্যুতৰ এক সুকীয়া ঠাই আছে। ই এক নিয়ন্ত্ৰণ কৰিব পৰা আৰু সুবিধাজনক শক্তিৰ প্ৰকাৰ, যি ঘৰ, বিদ্যালয়, চিকিৎসালয়, কাৰখনা আদি বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হয়। বিদ্যুৎ কিছেৰে গঠন হয়? ই বিদ্যুৎ বৰ্তনীত কেনেকৈ প্ৰবাহিত হয়? বিদ্যুৎবৰ্তনীত প্ৰবাহ নিয়ন্ত্ৰণ বা পৰিচালনা কৰিবলৈ কি কি কাৰক আছে? এই অধ্যায়ত আমি এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ যত্ন কৰিম। আমি বিদ্যুৎ প্ৰবাহৰ তাৰীয়া ক্ৰিয়া আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়েও আলোচনা কৰিম।

12.1. বিদ্যুৎ প্ৰবাহ আৰু বৰ্তনী (ELECTRIC CURRENT AND CIRCUIT) :

আমি বায়ুৰ প্ৰবাহ আৰু পানীৰ প্ৰবাহৰ লগত সুপৰিচিত। আমি জানো যে — নদীৰ পানীৰ সৌত হ'ল বৈ যোৱা পানী। একেদৰে, যদি এডাল পৰিবাহীৰ (যেনে এডাল ধাতুৰ তাঁৰ) মাজেৰে বিদ্যুৎ আধান চালিত হয় তেন্তে আমি কওঁ যে পৰিবাহীডালত বিদ্যুৎ প্ৰবাহ আছে। আমি জানো যে এটা টৰ্চত কোষবিলাকে (বা, সঠিক ক্ৰমত সজোৱা এটা বেটোৰীয়ে) টৰ্চৰ বাল্বটো জুলাবৰ বাবে ইয়াৰ মাজেৰে আধান চালিত কৰে বা বিদ্যুৎ প্ৰবাহ কৰোৱায়। আমি এইটোও জানো যে টৰ্চৰ চাবিটো (Switch) দিলেহে ই পোহৰ দিয়ে। এটা চাবিয়ে কি কৰে? চাবিয়ে বাল্ব আৰু কোষৰ মাজত পৰিবহনমূলক সংযোগ স্থাপন কৰে। বিদ্যুৎ প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাকে বৰ্তনী বোলে। এতিয়া বৰ্তনীটো কোনো ঠাইত ভংগ কৰিলে (বা যদি টৰ্চটোৰ চাবিটো মুক্ত কৰা হয়) তেন্তে প্ৰবাহ বন্ধ হয় আৰু বাল্বটো নজুলে।


বিদ্যুৎ প্ৰবাহক আমি কেনেকৈ প্ৰকাশ কৰোঁ? একক সময়ত কোনো বিশেষ ক্ষেত্ৰফলৰ মাজেৰে চালিত আধানৰ পৰিমাণে বিদ্যুৎ প্ৰবাহ বুজায়। অন্য কথাত, ই হৈছে বিদ্যুৎ আধানৰ প্ৰবাহৰ হাৰ। ধাতুৰ তাঁৰৰ বৰ্তনীত ইলেক্ট্ৰনোৰ হ'ল প্ৰবাহী আধান। অৱশ্যে বিদ্যুতৰ পৰিঘটনাবোৰৰ আৱিষ্কাৰৰ সময়ত ইলেক্ট্ৰনৰ বিষয়ে কোনো জ্ঞাত নাছিল। সেইবাবে ধনাত্মক আধানৰ গতিকহে বিদ্যুৎ প্ৰবাহ বুলি বিবেচনা কৰা হৈছিল আৰু ইয়াৰ গতিৰ দিশকেই বিদ্যুৎ প্ৰবাহৰ দিশ বুলি কোৱা হৈছিল। পৰম্পৰাগতভাৱে এটা বিদ্যুৎ বৰ্তনীত প্ৰবাহৰ দিশ ঝণাঝক আধানযুক্ত ইলেকট্ৰনবিলাকৰ গতিৰ দিশৰ বিপৰীতে লোৱা হয়।

যদি কোনো পরিবাহীৰ যিকোনো প্রস্তুতে মাজেৰে । সময়ত মুঠ Q আধান চালিত হয় তেতিয়া প্রস্তুতেৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হ'ব । —

$$I = \frac{Q}{t} \quad (12.1)$$

বিদ্যুৎ আধানৰ এচ, আই, একক হৈছে কুলন্ধ (C), যি প্ৰায় 6×10^{18} টা ইলেক্ট্ৰনত থকা আধানৰ সমপৰ্যায়ৰ। (আমি জানো যে এটা ইলেক্ট্ৰন 1.6 $\times 10^{-19}$ (ঝণাঞ্চক আধান থকে) বিদ্যুৎ প্ৰবাহক এস্পিয়াৰ (A) এককত প্ৰকাশ কৰা হয়। ই ফৰাচী বিজ্ঞানী Andre-Marie Ampere (1775-1836) ৰ নামৰ পৰা আহিছে। প্ৰতি ছেকেণ্ঠত এক কুলন্ধ

আধানৰ প্ৰবাহক এক এস্পিয়াৰ বুলি কোৱা হয়। অৰ্থাৎ $1 A = \frac{1 C}{1 s}$ । প্ৰবাহৰ সকল মানক



চিত্ৰ 12.1

কোষ, এমিটাৰ, বৈদ্যুতিক বাল্ব আৰু প্লাগ চাবিৰ সৈতে
এটা বৈদ্যুতিক বৰ্তনীৰ নঞ্জা চিত্ৰ।

মিলিএস্পিয়াৰ ($1 \text{ mA} = 10^{-3} \text{ A}$) বা মাইক্ৰোএস্পিয়াৰ ($1 \mu\text{A} = 10^{-6} \text{ A}$) ত প্ৰকাশ কৰা হয়। এমিটাৰ নামৰ সঁজুলিৰ সহায়েৰে এটা বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ জোখা হয়। ইয়াক প্ৰবাহ জুখিব লগা বৰ্তনীটোত
সদায় শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়। চিত্ৰ 12.1ত এটা কোষ,
এটা বাল্ব, এটা প্লাগ চাবি আৰু এটা এমিটাৰৰ সৈতে গতানুগতিক
বৈদ্যুতিক বৰ্তনী এটাৰ নঞ্জা চিত্ৰ দেখুওৱা হৈছে।

মন কৰিবলগীয়া যে বৰ্তনীটোত বিদ্যুৎ প্ৰবাহ কোষটোৰ ধনাঞ্চক
পাসৰ পৰা ঝণাঞ্চক প্রাণ্টলৈ বাল্ব আৰু এমিটাৰৰ মাজেৰে চালিত
হৈছে।

উদাহৰণ 12.1

এটা বৈদ্যুতিক বাল্বৰ তাৰডালে (filament) 10 মিনিট সময় 0.5 A প্ৰবাহলয়। বৰ্তনীটোত
চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা।

সমাধান :

আমাক দিয়া আছে, $I = 0.5 \text{ A}$, $t = 10 \text{ min} = 600 \text{ s}$. সমীকৰণ 12.1 ৰ পৰা আমি পাওঁ

$$\begin{aligned} Q &= It \\ &= 0.5 \text{ A} \times 600 \text{ s} \\ &= 300 \text{ C}. \end{aligned}$$

প্ৰশ্নাৰ লী

1. এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বৃজা?
2. প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া।
3. এক কুলন্ধ আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা।



পরিবাহী এডালৰ ভিতৰত আধানৰ 'প্ৰবাহ' ('Flow' of charges inside a wire)

ধাতুৰে কেনেকৈ বিদ্যুৎ প্ৰবাহিত কৰে? তুমি ভাৰিৰ পাৰা যে কম শক্তিৰ ইলেক্ট্ৰনৰ বাবে গোটা পৰিবাহীৰ মাজেৰে পাৰ হৈ যাবলৈ বহুত অসুবিধা হয়। গোটা বস্তুৰ অন্তৰ্ভৰাগত পৰমাণুবিলাক পৰম্পৰৰ পৰা অতি কম ব্যৱধানত ঠাঁই থাকে। কিন্তু ই প্ৰমাণিত হৈছে যে ইলেক্ট্ৰনবিলাকে সম্পূৰ্ণ গোটা স্ফটিকৰ মাজেৰে শূন্যস্থানত সন্তুষ্ট হোৱাৰ দৰে সহজ আৰু সাৰলীলভাৱে 'ভ্ৰমণ' কৰিব পাৰে। অৱশ্যে পৰিবাহীৰ মাজেৰে ইলেক্ট্ৰনৰ 'গতি' আৰু শূন্যস্থানৰ মাজেৰে আধানৰ গতিৰ মাজত বহুত পাৰ্থক্য আছে। যেতিয়া এক স্থিৰ প্ৰবাহ কোনো পৰিবাহীৰ মাজেৰে সম্ভালিত হয়, তেতিয়া তাত থকা ইলেক্ট্ৰনবিলাক ইয়াৰ পৰিবাহীৰ মাজেৰে এটা বিশেষ গড় 'অপৰাহ দ্রুতিৰে' (drift speed) গতি কৰে। কম পৰিমাণৰ প্ৰবাহ কঢ়িওৱা তামৰ তাৰ এডালৰ ক্ষেত্ৰত এই অপৰাহ দ্রুতিৰ মান নিৰ্ণয় কৰিব পাৰি আৰু পোৱা গৈছে যে ইয়াৰ মান প্ৰকৃততে অতি কম, প্ৰায় 1mms^{-1} ব সমান। তেনেহ'লে চাৰিটো দিয়াৰ লগে লগে কেনেকৈ বাল্বটো জুলি উঠে ইলেক্ট্ৰন এটাই বিদ্যুৎ উৎসৰ এটা প্ৰাক্তৰ পৰা যাত্রা আৰম্ভ কৰি বাল্বটোৰ মাজেৰে গৈ আনটো প্ৰাক্তত কায়িকভাৱে উপনীত হ'লেহে প্ৰবাহৰ সূচনা হ'ব এনে নহয়, কাৰণ পৰিবাহী তাৰ মাজেৰে ইলেক্ট্ৰনৰ কায়িক অপৰাহ এটা অতি মন্ত্ৰ প্ৰক্ৰিয়া। প্ৰবাহ সম্ভালনৰ প্ৰকৃত প্ৰণালীটো বৰ চমকপদ, ইয়াৰ দ্রুতি পোহৰৰ দ্রুতিৰ প্ৰায় সমান। কিন্তু এইখনি এই কিতাপৰ পৰিসৰৰ বাহিৰত। পৰৱৰ্তী পৰ্যায়ত এই বিষয়ে অধৰণ কৰিব লাগে বুলি তোমাৰ অনুভৱ হয়নে?

12.2. বিদ্যুৎ বিভৱ আৰু বিভৱভেদ (ELECTRIC POTENTIAL AND POTENTIAL DIFFERENCE):

বিদ্যুৎ আধানক কিহে গতি দিয়ে? পানীৰ প্ৰবাহৰ উপমাটো বিবেচনা কৰা হওঁক। সম্পূৰ্ণৰূপে অনুভূমিক নলী এডালেন্ডি পানী বৈ নোযোৱাৰ দৰে তামৰ তাৰ এডালৰ মাজেৰে আধানবিলাক স্বয়ংক্ৰিয়ভাৱে গতি নকৰে। যদি উচ্চতা থকা পানীপূৰ্ণ টেংকি এটাত নলীডালৰ এটা মূৰ সংযোগ কৰি নলীৰ দুই মূৰত চাপৰ পাৰ্থক্য সৃষ্টি কৰা হয় তেন্তে নলীৰ ইটো মূৰেৰে পানী বৈ আহিব। অৱশ্যে পৰিবাহীত আধানৰ প্ৰবাহৰ ক্ষেত্ৰত মাধ্যাকৰ্ষণৰ কোনো ভূমিকা নাই। ইলেক্ট্ৰনবিলাকে গতি কৰিব যদিহে ইয়াত বিদ্যুৎ চাপৰ পাৰ্থক্য থাকে আৰু এই চাপৰ পাৰ্থক্যকে পৰিবাহীডালৰ বিভৱভেদ বোলে। এই বিভৱভেদ এটা বা ততোধিক কোষযুক্ত বেটোৰীৰ সহায়ত সৃষ্টি কৰিব পাৰি। কোষৰ অন্তৰ্ভৰ বাসায়নিক বিক্ৰিয়াই কোষটোৰ মূৰ দুটাৰ মাজত বিভৱভেদ সৃষ্টি কৰে, আনকি কোষটোৰ পৰা প্ৰবাহ নগ'লৈও এই বিভৱভেদৰ সৃষ্টি হয়। পৰিবাহী বৰ্তনী উপাদান এটাৰ লগত কোষ এটা সংযোগ কৰিলে এই বিভৱভেদে পৰিবাহীৰ আধানক গতি প্ৰদান কৰি প্ৰবাহৰ জন্ম দিয়ে। প্ৰদত্ত বৰ্তনী এটাত প্ৰবাহ বৰ্তাই ৰাখিবলৈ কোষটোৱে তাৰ সঞ্চিত বাসায়নিক শক্তি ব্যয় কৰিব লাগিব। প্ৰবাহযুক্ত বিদ্যুৎ বৰ্তনীৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান এটা নিওঁতে কৰা কাৰ্যকে বিন্দু দুটাৰ মাজৰ বিভৱভেদ বোলে।—

$$\text{দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ } (V) = \frac{\text{সম্পন্ন কৰা কাৰ্য } (W)}{\text{আধান } (Q)}$$

$$V = \frac{W}{Q} \quad (12.2)$$

বিভৱভেদৰ এচ আই একক হৈছে ভল্ট (V)। ই ইটালীৰ পদাৰ্থ বিজ্ঞানী Alessandro Volta (1745-1827) ৰ নামৰ পৰা আহিছে। ১ ভল্ট হৈছে প্ৰবাহযুক্ত পৰিবাহী এডালৰ দুটা বিন্দুৰ মাজৰ বিভৱভেদ, যদি ১ কুলন্দ আধান তাৰে এটা বিন্দুৰ পৰা ইটো বিন্দুলৈ চালিত কৰিবলৈ ১ জুল কাৰ্য কৰিব লগা হয়।

$$\text{এতেকে } 1 \text{ ভল্ট} = \frac{1 \text{ জুল}}{1 \text{ কুলন্দ}}$$

$$1 \text{ V} = 1 \text{ JC}^{-1} \quad (12.3)$$

ভল্টমিটাৰ নামৰ এটা সঁজুলিৰ সহায়ে বিভৱভেদ জোখা হয়। ইয়াক বিভৱভেদ জুখিব লগা বিন্দু দুটাৰ লগত সদায় সমান্তৰালভাৱে সংযোগ কৰা হয়।

উদাহৰণ 12.2

12V বিভৱভেদৰ দুটা বিন্দুৰ মাজেৰে 2C আধান চালিত কৰোতে কিমান কাৰ্য কৰিব লাগিব ?

সমাধান :

$V (= 12V)$ বিভৱভেদৰ দুটা বিন্দুৰ মাজেৰে চালিত Q আধানৰ পৰিমাণ 2 C । গতিকে আধানৰ পৰিবহনত কৰা কাৰ্য হ'ব [12.2 সমীকৰণৰ পৰা]

$$\begin{aligned} W &= VQ \\ &= 12 \text{ V} \times 2 \text{ C} \\ &= 24 \text{ J.} \end{aligned}$$

প্ৰশ্নাৰ লী

- পৰিবাহীত বিভৱভেদ বৰ্তাই বখা সঁজুলি এটাৰ নাম লিখা।
- দুটা বিন্দুৰ মাজৰ বিভৱভেদ $1V$ বুলি কলৈ কি বুজায় ?
- $6V$ বেটেবী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলন্দ আধানক কিমান শক্তি দিয়া হয় ?



12.3 বৰ্তনী চিত্ৰ (CIRCUIT DIAGRAM) :

আমি জানো যে বৈদ্যুতিক বৰ্তনী এটাত 12.1 চিত্ৰত দেখুওৱাৰ দৰে এটা কোষ (বা বেটেবী), প্লাগ চাবি (plug key) এটা বা ততোধিক বৈদ্যুতিক উপাদান আৰু সংযোগী তাঁৰ থাকে। সাধাৰণতে কিছুমান প্ৰথাগত চিহ্ন সহায়ে সূচোৱা বৈদ্যুতিক উপাখণ সমূহেৰে এটা বৰ্তনীৰ প্ৰণালীবদ্ধ চিত্ৰ অংকন কৰা হয়। বেছিকে ব্যৱহাৰ হোৱা কিছুমান বৈদ্যুতিক উপাখণ সূচাবলৈ ব্যৱহৃত প্ৰথাগত চিহ্ন 12.1 নং তালিকাত দেখুওৱা হৈছে।

তালিকা 12.1. বৈদ্যুতিক বর্তনীত সাধারণতে ব্যবহৃত হোৱা উপাদান কিছুমানৰ প্রতীক।

ক্রমিক নং	উপাদান	প্রতীক
1	এটা বৈদ্যুতিক কোষ	
2	এটা বেটেরী বা কোষৰ সমষ্টি	
3	এটা প্লাগ চাবি (মুক্ত)	
4	এটা প্লাগ চাবি (বন্ধ)	
5	এডাল তাঁৰৰ সংযোগ	
6	সংযোগহীনভাৱে পাৰ হোৱা তাঁৰ	
7	বৈদ্যুতিক বাল্ব	
8	R ৰোধৰ এটা ৰোধক	
9	পৰিবৰ্তনশীল ৰোধ বা বিঅ'স্টেট	
10	এমিটাৰ	
11	ভল্টমিটাৰ	

12.4 ওমৰ সূত্ৰ (OHM'S LAW)


পৰিবাহী এডালৰ দুই মূৰৰ বিভৱভেদ আৰু ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ মাজত কিবা সম্পৰ্ক আছেন? এটা কাৰ্য্যকলাপৰ সহায়েৰে এই বিষয়ে শিকো আহাঁ।

কাৰ্য্যকলাপ-12.1

- প্ৰায় .5 মিটাৰ দৈৰ্ঘ্যৰ XY এডাল নিক্ৰাম (Nichrome)ৰ তাঁৰ, এটা এমিটাৰ, এটা ভল্টমিটাৰ আৰু প্ৰত্যেকেই 1.5 V বিভৱভেদৰ চাৰিটা কোষ লৈ 12.2 চিৰত দেখুওৱাৰ দৰে এটা বৰ্তনী সাজা।
(নিক্ৰাম হ'ল নিকেল, ক্ৰমিয়াম, মেংগানিজ আৰু আইৰনৰ সংকৰ ধাতু।)
- প্ৰথমে মাত্ৰ এটা কোষক বৰ্তনীটোত উৎস হিচাপে লোৱা। প্ৰবাহ I ৰ বাবে এমিটাৰৰ পাঠ আৰু নিক্ৰামৰ তাঁৰ XY

ৰ দুই মূৰৰ বিভৱভেদ V ৰ বাবে ভল্টমিটাৰৰ পাঠ লোৱা। তলত দিয়া তালিকাত যথাস্থানত এই পাঠসমূহ লিপিবদ্ধ কৰা।

- ইয়াৰ পিছত দুটা কোষ বৰ্তনীত সংযোগ কৰা আৰু প্ৰবাহৰ বাবে এমিটাৰৰ আৰু নিক্ৰিম তাঁৰত হোৱা বিভৱভেদৰ বাবে ভল্টমিটাৰৰ পাঠ তালিকাবদ্ধ কৰা।
- বৰ্তনীটোত বেলেগে বেলেগে তিনিটা আৰু চাৰিটা কোষ লৈ ওপৰৰ কামখিনিৰ পুনৰাবৃত্তি কৰা।
- প্ৰতি ঘোৰ বিভৱভেদ, V আৰু প্ৰবাহ, I ৰ বাবে V আৰু I ৰ অনুপাত উলিওৱা।




চিত্ৰ 12.2 ওমৰ সূত্ৰ অধ্যয়নৰ বৈদ্যুতিক বৰ্তনী

ক্রমিক নং	বৰ্তনীটোত ব্যৱহৃত কোষৰ সংখ্যা	নিক্ৰিম তাঁৰৰ মাজেৰে যোৱা প্ৰবাহ। (এম্পিয়াৰ)	নিক্ৰিম তাঁৰৰ দুয়োমূৰৰ বিভৱভেদ V (ভল্ট)	V/I (ভল্ট/ এম্পিয়াৰ)
1	1			
2	2			
3	3			
4	4			

- V আৰু I ৰ লেখ অংকন কৰা আৰু ইয়াৰ প্ৰকৃতিলৈ মন কৰা।

এই কাৰ্য্যকলাপত প্ৰতি ক্ষেত্ৰতে তুমি $\frac{V}{I}$ ৰ মান প্ৰায় একে পাৰা। এতেকে $V-I$ লেখটো 12.3



চিত্ৰত দেখুওৱাৰ দৰে মূলবিন্দুৰ মাজেৰে যোৱা এডাল সৰলৰেখা হ'ব। এতেকে $\frac{V}{I}$ এটা ধ্ৰুক অনুপাত।

1827 চনত Georg Simon Ohm (1787-1854) নামৰ জাৰ্মান পদাৰ্থ বিজ্ঞানীজনে কোনো ধাতুৰ তাৰৰ মাজেৰে চা লাতি প্ৰবাহ I আৰু হয়াৰ দুই মূৰৰ বিভৱভেদৰ মাজৰ সম্পর্কটো উলিয়াইছিল। উষ্ণতা স্থিৰে থকা অবস্থাত বৰ্তনীত সংযোজিত পদত্ব ধাতুৰ তাঁৰ এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ, V তাঁৰ এডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক।

ইয়াকে ওমৰ সূত্ৰ বোলে। অন্য কথাত—

$$V \propto I \quad (12.4)$$

$$\text{বা, } \frac{V}{I} = \text{ধ্ৰুক} = R$$

চিত্ৰ 12.3

নিক্ৰিম তাঁৰ $V-I$ লেখ। এটা

$$\text{বা } V = IR$$

$$(12.5)$$

সৰলৰৈখিক লেখে ইয়াকে সমীকৰণ (12.5) ত R হৈছে এক নিৰ্দিষ্ট উষ্ণতাত পদত্ব পৰিবাহী এডালৰ বাবে এটা ধ্ৰুক বুজায় যে পৰিবাহীৰ মাজেৰে আৰু ইয়াক বোধ বুলি কোৱা হয়। ই হৈছে আধানৰ গতিক বাধা দিয়া পৰিবাহীৰ এটা ধৰ্ম। ইয়াৰ যোৱা প্ৰবাহ বাঢ়ি গলৈ এচ আই একক ওম আৰু ইয়াক গ্ৰীক আখৰ Ω ৰে সূচায়। ওমৰ সূত্ৰ মতে

বিভৱভেদও বৈধিকভাৱে বাঢ়ি

যায়। ইয়ে ওমৰ সূত্ৰ।

$$R = \frac{V}{I} \quad (12.6)$$

যদি পরিবাহী এডাল দুই মূৰৰ বিভৱভেদ $1V$ আৰু ইয়াৰ মাজেৰে $1A$ প্ৰবাহ চালিত হয় তেনেহলৈ পৰিবাহীডালৰ ৰোধ 1Ω হ'ব।

$$\text{অৰ্থাৎ } 1 \text{ ওম} = \frac{1 \text{ ভল্ট}}{1 \text{ এম্পিয়াৰ}}$$


$$\text{আকৌ } 12.5 \text{ নং সমীকৰণৰ পৰা } I = \frac{V}{R} \quad (12.7)$$

সমীকৰণ 12.7ৰ পৰা পোৱা গৈছে যে এটা ৰোধকৰ মাজেৰে চালিত প্ৰবাহ ইয়াৰ ৰোধৰ ব্যাস্তানুপাতিক। যদি ৰোধ দুগুণ কৰা হয় তেন্তে প্ৰবাহৰ মান আধা হ'ব। বিদ্যুৎ বৰ্তনীত বিভিন্ন ব্যৱহাৰিক ক্ষেত্ৰত প্ৰবাহৰ মান বেছি বা কম কৰিব লগা হয়। বিভৱভেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদুতিক সঁজুলিটোক পৰিবৰ্তনশীল ৰোধ (rheostat) বোলে। এটা বৰ্তনীত ৰোধৰ মান পৰিবৰ্তন কৰিবলৈ এই সঁজুলিটো ব্যৱহাৰ কৰা হয়। তলৰ কাৰ্য্যকলাপৰ জৰিয়তে পৰিবাহীৰ বৈদুতিক ৰোধৰ বিষয়ে অধ্যয়ন কৰিম।

DAILY ASSAM

কাৰ্য্যকলাপ-12.2

- এটা টৰ্চৰ বাল্ব, এটা $10W$ বাল্ব, এডাল নিক্ৰমৰ তাঁৰ, এটা এমিটাৰ ($0-5A$ পৰিসৰৰ), এটা প্লাগ চাবি আৰু কিছুমান সংযোগী তাঁৰ লোৱা।
- চিৰ 12.4ত দেখুওৱাৰ দৰে প্ৰত্যেকেই $1.5V$ ৰ চাৰিটা শুকান কোষ এটা এমিটাৰৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা। বৰ্তনীটোত XY এটা খালী অংশ ৰাখিবা।



চিৰ-12.4

- XY খালী অংশত নিক্ৰম তাঁৰডাল সংযোগ কৰা। চাৰিটোৰে সংযোগ স্থাপন কৰা। এমিটাৰৰ পাঠ লোৱা। প্লাগ চাৰিটো উঠাই দিয়া। [দ্রষ্টব্যঃ প্ৰবাহৰ জোখ লোৱাৰ পিছত সদায় চাৰিটো খুলি দিবা।]
- নিক্ৰম তাঁৰডালৰ ঠাইত টৰ্চৰ বাল্বটো সংযোগ কৰা আৰু ইয়াৰ মাজেৰে যোৱা প্ৰবাহৰ মান এমিটাৰৰ পৰা সংগ্ৰহ কৰা।
- XY খালী অংশত $10W$ ব বাল্বটো সংযোগ কৰি ওপৰৰ কাৰ্য্যখনিৰ পুনৰাবৃত্তি কৰা।
- XY খালী অংশত বেলেগ বেলেগ উপাদানবোৰ সংযোগ কৰোঁতে এমিটাৰৰ পাঠ সলনি হ'লনে? ওপৰৰ পৰ্যবেক্ষণসমূহ কি চিহ্নিত কৰে?
- তুমি খালী অংশটিত যিকোনো ভৌতিক উপাদান সংযোগ কৰি এই কাৰ্য্যকলাপৰ পুনৰাবৃত্তি কৰিব পাৰা। প্ৰতি ক্ষেত্ৰতে এমিটাৰৰ পাঠলৈ মন কৰা। এই পৰ্যবেক্ষণসমূহ বিশ্লেষণ কৰা।


এই কাৰ্য্যকলাপত আমি লক্ষ্য কৰিলো যে বেলেগ বেলেগ উপাদানৰ বাবে প্ৰবাহৰ মান বেলেগ বেলেগ হয়। সিহঁত কিয় বেলেগ বেলেগ হয়? কিছুমান উপাদানে বিদ্যুৎ প্ৰবাহৰ সঞ্চালনৰ বাবে সুচল পথ দিয়ে আৰু আনহাতে অন্য কিছুমানে প্ৰবাহৰ সঞ্চালনত বাধা দিয়ে। আমি

জানো যে কোনো বিদ্যুৎ বর্তনীত ইলেক্ট্রনের গতিয়েই বিদ্যুৎ প্রবাহ। অবশ্যে পরিবাহীর ইলেক্ট্রনবিলাক গতির বাবে সম্পূর্ণক্ষেত্রে মুক্ত নহয়। ইলেক্ট্রনবোব চৌপাশের পরমাণুর আকর্ষণে সিহঁতক বাধা দিয়ে। এতেকে পরিবাহীর মাজেবে যোৱা ইলেক্ট্রনের গতিক ইয়াব বোধে মন্তবিত কৰে। প্রদন্ত আকাৰৰ উপাদান এটাৰ বোধ কৰ হ'লৈ তাক সু-পরিবাহী বুলি কোৱা হয়। যথেষ্টে পরিমাণৰ বোধযুক্ত পরিবাহীক বোধক বোলে। একে আকাৰৰ বেছি বোধযুক্ত পরিবাহীক কু-পরিবাহী বুলি কোৱা হয়। একে আকাৰৰ অপৰিবাহী এডালৰ বোধ তাতোকৈ বেছি।

12.5 পরিবাহীৰ বোধ নিৰ্ভৰ কৰা কাৰকসমূহ (FACTORS ON WHICH THE RESISTANCE OF A CONDUCTOR DEPENDS) :

কাৰ্যকলাপ-12.3

- চিৰ 12.5 ত দেখুওৰাৰ দৰে এটা কোষ, । দৈৰ্ঘ্যৰ এডাল নিক্ৰমৰ তাৰ [ধৰা হওঁক, (1)ৰে চিহ্নিত কৰা হৈছে] আৰু
এটা প্রাগ চাবিবে বৈদ্যুতিক বৰ্তনী এটা সম্পূৰ্ণ কৰা।



চিৰ 12.5 পরিবাহী তাৰৰ বোধ নিৰ্ভৰ কৰা কাৰকসমূহ অধ্যয়ন কৰিবলৈ এটা বৈদ্যুতিক বৰ্তনী

- এতিয়া চাবিটোৰে প্রাগটো বন্ধ কৰা। এমিটাৰৰ প্ৰবাহৰ পাঠ লোৱা।
- আগৰডাল নিক্ৰম তাৰৰ ঠাইত একে প্ৰস্থচ্ছেদৰ কিন্তু দুগুণ দৈৰ্ঘ্যৰ অৰ্থাৎ 2। দৈৰ্ঘ্যৰ আন এডাল নিক্ৰম তাৰ
সংযোগ কৰা [চিৰ 12.5ত (2)ৰে চিহ্নিত কৰা।]
- এমিটাৰৰ পাঠ লোৱা।
- এতিয়া আগৰ তাৰডালৰ সলনি । দৈৰ্ঘ্যৰ কিন্তু আগৰ ডালতকে শকত নিক্ৰম তাৰ এডাল সংযোগ কৰা। [(2)ৰে
চিহ্নিত কৰা।]। পুনৰ বৰ্তনীৰ প্ৰবাহৰ পাঠ লোৱা।
- নিক্ৰম তাৰৰ সলনি বৰ্তনীটোত এইবাৰ তামৰ তাৰ এডাল সংযোগ কৰা [12.5 চিৰত (4)ৰে চিহ্নিত কৰা হৈছে]।
ধৰা হওঁক, ইয়াৰ দৈৰ্ঘ্য আৰু প্ৰস্থচ্ছেদ প্ৰথম তাৰডালৰ [(1) ৰে চিহ্নিত] সমান। প্ৰবাহৰ মান লোৱা।
- প্ৰতি ক্ষেত্ৰতে প্ৰবাহৰ পাৰ্থক্যলৈ লক্ষ্য কৰা।
- প্ৰবাহৰ মান পৰিবাহীৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰেনে?
- ব্যৱহৃত তাৰডালৰ প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত প্ৰবাহৰ নিৰ্ভৰ কৰেনে?

দেখা গ'ল যে তাৰৰ দৈৰ্ঘ্য দুগুণ হ'লৈ এমিটাৰৰ পাঠ আধালৈ হুস হয়। বৰ্তনীত একে
দৈৰ্ঘ্যৰ আৰু একে পদাৰ্থৰ শকত তাৰ ব্যৱহাৰ কৰিলে, এমিটাৰৰ পাঠ বাঢ়ে। একে দৈৰ্ঘ্য আৰু
একে প্ৰস্থচ্ছেদৰ কিন্তু বেলেগ পদাৰ্থৰ তাৰ ব্যৱহাৰ কৰিলে এমিটাৰৰ পাঠ সলনি হয়। ওমৰ
সূত্ৰ [সমীকৰণ 12.5 ৰ পৰা 12.7 লৈ] প্ৰয়োগ কৰি আমি পাওঁ যে পৰিবাহী বোধ তাৰ (i)
দৈৰ্ঘ্য, (ii) প্ৰস্থচ্ছেদৰ কালি আৰু (iii) পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। সঠিক জোখ-মাখৰ
পৰা দেখা যায় যে সুষম ধাতুৰ তাৰৰ বোধ ইয়াৰ দৈৰ্ঘ্য (I) সামান্যপাতিক আৰু প্ৰস্থচ্ছেদৰ
কালিৰ ব্যস্তানুপাতিক। অৰ্থাৎ

$$R \propto l \quad (12.8)$$

$$\text{আৰু } R \propto \frac{l}{A} \quad (12.9)$$

ওপৰৰ (12.8) আৰু (12.9) সমীকৰণ দুটা একেলগ কৰি আমি পাওঁ —

$$R \propto \frac{l}{A}$$

$$\text{বা, } R = \rho \frac{l}{A}$$

(12.10)

য'ত ρ (ৰ') হ'ল এটা সমানুপাতিক ধ্রুক আৰু ইয়াক পৰিবাহীৰ পদাৰ্থৰ বোধকতা বুলি কোৱা হয়। বোধকতাৰ এচ আই একক $\Omega \text{ m}$ । ই পদাৰ্থৰ এটা বৈশিষ্ট্যমূলক ধৰ্ম। ধাতু বা সংকৰ ধাতুৰ (alloy) বোধকতা অতি কম। ইয়াৰ মানৰ পৰিসৰ $10^{-8} \Omega \text{ m}$ ৰ পৰা $10^{-6} \Omega \text{ m}$ ৰ ভিতৰত। সিহঁত বিদ্যুতৰ সু-পৰিবাহী। ৰবৰ আৰু কাঁচৰ দৰে অপৰিবাহীবিলাকৰ বোধকতাৰ পৰিসৰ $10^{12} \Omega \text{ m}$ ৰ পৰা $10^{17} \Omega \text{ m}$ ৰ ভিতৰত। পদাৰ্থৰ বোধ আৰু বোধকতা দুয়োটাৰে উষ্ণতাৰ লগত পৰিবৰ্তন হয়।

12.2 নং তালিকাত দেখা যায় যে সংকৰ ধাতুৰ বোধকতা সাধাৰণতে ইয়াক গঠনকাৰী ধাতু কেইটাতকৈ বেছি। উচ্চ উষ্ণতাত সংকৰ ধাতুৰ সহজতে জাৰণ নঘটে (জলি নাযায়) সেইবাবে সিহঁতক বৈদ্যুতিক ইন্সি, পাউৰটি সেকা যন্ত্ৰ (Toaster) আদি বৈদ্যুতিক তাপ উৎপাদক সঁজুলিত ব্যৱহাৰ কৰা হয়। টাংস্টেন বৈদ্যুতিক বাল্বত ব্যৱহাৰ কৰা হয়, বিদ্যুত সবৰবাহ তাৰত কপাৰ আৰু এলুমিনিয়াম ব্যৱহাৰ কৰা হয়।

তালিকা-12.2 : 20°C উষ্ণতাত কিছুমান পদাৰ্থৰ বৈদ্যুতিক বোধকতা

	পদাৰ্থ	বোধকতা $\Omega \text{ m}$
পৰিবাহী	কপ	1.60×10^{-8}
	তাম	1.62×10^{-8}
	এলুমিনিয়াম	2.63×10^{-8}
	টাংস্টেন	5.20×10^{-8}
	নিকেল	6.84×10^{-8}
	লো (iron)	10.0×10^{-8}
	ক্ৰিয়াম	12.9×10^{-8}
	পাৰা	94.0×10^{-8}
	মেংগানিজ	1.84×10^{-6}
	কল্টেনটান (তাম আৰু নিকেলৰ সংকৰ ধাতু)	49×10^{-6}
সংকৰ ধাতু	মেংগানিন (তাম, মেংগানিজ আৰু নিকেলৰ সংকৰ ধাতু)	44×10^{-6}
	নিক্ৰিম (নিকেল, তাম, মেংগানিজ আৰু লোৰ সংকৰ ধাতু)	100×10^{-6}
	কাঁচ	$10^{10} - 10^{14}$
	কঠিন ৰবৰ	$10^{13} - 10^{16}$
	ইবনাইট	$10^{15} - 10^{17}$
অপৰিবাহী	হীৰা	$10^{12} - 10^{13}$
	কাগজ (শুকান)	10^{12}

* এই মানসমূহ তুমি মনত বথাৰ দৰকাৰ নাই। সমস্যা সমাধানত এই মানসমূহ ব্যৱহাৰ কৰিব পাৰিব।

উদাহরণ 12.3

(a) 220V উৎসৰ পৰা এটা বৈদ্যুতিক বাল্বে কিমান প্ৰবাহ ল'ব যদি বাল্বৰ তাৰ্বৰ ৰোধ 1200 Ω হয়? (b) যদি বৈদ্যুতিক হিটাৰ এটাৰ ৰোধ 100 Ω হয় তেন্তেই 220 V উৎসৰ পৰা কিমান প্ৰবাহ ল'ব?

সমাধান :

(a) আমাক দিয়া আছে, $V = 200 \text{ V}$, $R = 1200 \Omega$

$$(12.6) \text{ নং সমীকৰণৰ পৰা আমি পাওঁ প্ৰবাহ, } I = \frac{220\text{V}}{1200\Omega} = 0.18 \text{ A.}$$

(b) আমাক দিয়া আছে, $V = 200 \text{ V}$, $R = 100 \Omega$

$$(12.6) \text{ নং সমীকৰণৰ পৰা আমি পাওঁ, প্ৰবাহ } I = \frac{220\text{V}}{100\Omega} = 2.2 \text{ A}$$

এটা বৈদ্যুতিক বাল্ব আৰু বৈদ্যুতিক হিটাৰে একেটা 220 V উৎসৰ বৰা কিমান প্ৰবাহ ল'বে।

উদাহরণ 12.4

এটা বৈদ্যুতিক হিটাৰৰ দুই প্ৰান্তৰ বিভৱভেদ 60 V আৰু ই 220 V উৎসৰ পৰা 4 A প্ৰবাহ আহৰণ কৰে। বিভৱভেদ 120 V লৈ বঢ়ালে হিটাৰটোৱে কিমান প্ৰবাহ ল'ব?

সমাধান :

আমাক দিয়া আছে যে বিভৱভেদ $V = 60 \text{ V}$, প্ৰবাহ $I = 4 \text{ A}$

$$\text{ওমৰ সূত্ৰমতে, } R = \frac{V}{I} = 15 \Omega$$

যেতিয়া বিভৱভেদ 120 V লৈ বৃদ্ধি কৰা হয়, তেতিয়া প্ৰবাহ হ'ব

$$\text{প্ৰবাহ} = 8 \text{ A}$$

হিটাৰৰ মাজেৰে চালিত প্ৰবাহ হ'ব 8 A

উদাহরণ 12.5

20°C উফগতাত 1m দৈৰ্ঘ্যৰ ধাতুৰ তাৰ এডালৰ ৰোধ 26 Ω । যদি তাৰডালৰ ব্যাস 0.3mm হয়, তেন্তে সেই উফগতাত ধাতুৰ ৰোধকতা কিমান হ'ব? তালিকা 12.2 ৰ পৰা পদাৰ্থবিধি কি হ'ব পাৰে উলিওৱা।

সমাধান :

দিয়া আছে তাৰডালৰ ৰোধ $R = 26\Omega$,

ব্যাস $d = 0.3 \text{ mm} = 3 \times 10^{-4} \text{ m}$,

আৰু তাৰডালৰ দৈৰ্ঘ্য, $l = 1\text{m}$,

এতেকে সমীকৰণ 12.10 ৰ পৰা ধাতুৰ তাৰডালৰ ৰোধকতা হ'ব,

$$\rho = \frac{RA}{l}$$

ইয়াত মানসমূহ বহুলাই পাওঁ

$$\rho = 1.84 \times 10^{-6} \Omega \text{ m.}$$

গতিকে 20°C উফগতাত ধাতুৰ ৰোধকতা হ'ব $1.84 \times 10^{-6} \Omega \text{ m}$ । 12.2 ৰ তালিকাৰ পৰা আমি পাওঁ যে ই হ'ল মেংগানিজৰ ৰোধকতা।

উদাহরণ 12.6

। দৈর্ঘ্যের আরু A কালির প্রস্থচ্ছেদের তাঁৰ এডালৰ বোধ 4Ω। একে পদাৰ্থৰ অন্য এডাল

$\frac{1}{2}$ দৈর্ঘ্যের আরু 2A কালিৰ প্রস্থচ্ছেদেৰ তাঁৰৰ বোধ কি হ'ব?

সমাধান :

প্ৰথমডাল তাঁৰৰ ক্ষেত্ৰত

$$R_1 = \rho \frac{l}{A} = 4\Omega$$

এতিয়া দ্বিতীয় তাঁৰডাল ক্ষেত্ৰত

$$R_2 = \rho \frac{\frac{l}{2}}{2A} = \frac{1}{4} \rho \frac{l}{A}$$

$$R_2 = \frac{1}{4} R_1$$

$$R_2 = 1\Omega$$

নতুন তাঁৰডালৰ বোধ হ'ব 1 Ω।

প্ৰশ্নাৰ লী


- পৰিবাহীৰ বোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?
- একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডালত বেছি সহজে প্ৰবাহ চালিত হয়? আৰু কিয়?
- ধৰা হওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওতে বোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিবৰ্তন হ'ব?
- পাউকটি সেকাৰ বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইন্সিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয়?
- তালিকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া-
 - লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী?
 - কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিবাহী?



12.6 ৰোধক প্ৰণালীৰ বোধ (RESISTANCE OF A SYSTEM OF RESISTORS)


আগৰ অনুচ্ছেদবোৰত আমি কিছুমান সৰল বৈদ্যুতিক বতনীৰ বিষয়ে শিকিলোঁ। এডাল পৰিবাহীৰ মাজেৰে যোৱা বৈদ্যুতিক প্ৰবাহ, ইয়াৰ বোধ আৰু দুই মূৰৰ মাজৰ বিভৱভেদৰ ওপৰত কেনেদেৰে নিৰ্ভৰশীল সেয়াও লক্ষ্য কৰিলোঁ। বিভিন্ন বৈদ্যুতিক সঁজুলিত আমি পায়ে বোধকৰ বিভিন্ন সজ্জা ব্যৱহাৰ কৰোঁ। সেইবাবে এতিয়া আমি বোধকৰ সজ্জাত কেনেদেৰে ওমৰ সূত্ৰ প্ৰয়োগ কৰিব পাৰি তালৈ মন কৰিম।

একাধিক ৰোধক সংযোগ দুই ধৰণে কৰিব পাৰি। R_1 , R_2 আৰু R_3 ৰোধবিশিষ্ট তিনিটা ৰোধক প্ৰাণ্টে প্ৰাণ্টে সংযোগ কৰি গঠন কৰা বৈদ্যুতিক বতনী এটা 12.6 নং চিত্ৰত দেখুওৱা হৈছে। এনে অৱস্থাত ৰোধককেইটা শ্ৰেণীবদ্ধভাৱে সংযোজিত বুলি কোৱা হয়।



চিত্র 12.6 : শ্রেণীবন্ধ সজ্জাত বোধক

চিত্র নং 12.7 ত বোধকৰ এটা সজ্জা দেখওৱা হৈছে য'ত বোধককেইটা একেলগে A আৰু B বিন্দুৰ মাজত সংযোগ কৰা হৈছে। এনে অবস্থাত বোধককেইটাক সমান্তৰালভাৱে সংযোজিত কৰা বুলি কোৱা হয়।



চিত্র 12.7 : সমান্তৰাল সজ্জাত বোধক

12.6.1 শ্রেণীবন্ধ সজ্জাত বোধক (Resistors in Series)

কেইবাটাৰ বোধক বৰ্তনী এটাত শ্রেণীবন্ধভাৱে সংযোগ কৰিলে প্ৰবাহৰ মান কি হ'ব? সিঃতৰ সমতুল্য বোধ কি হ'ব? তলৰ কাৰ্য্যকলাপকেইটাৰ সহায়ত এইবিলাক বুজিবলৈ চেষ্টা কৰা হওঁকচোন।


কাৰ্য্যকলাপ-12.4

- বেলেগ বেলেগ মানৰ তিনিটা বোধ শ্রেণীবন্ধভাৱে সংযোগ কৰা। সিঃতক এটা বেটোৰী, এটা এমিটাৰ আৰু এটা প্ৰাগ চাৰিব লগত 12.6 নং চিত্ৰত দেখুওৱাৰ দৰে সংযোগ কৰা। তুমি 1Ω , 2Ω , 3Ω আদি মানৰ তিনিটা বোধক আৰু $6V$ ব বেটোৰীৰ সহায়েৰে এই কাৰ্য্যকলাপটো কৰিব পাৰা।
- চাৰিটো বন্ধ কৰা আৰু এমিটাৰৰ পাঠ লোৱা।
- বোধককেইটাৰ মাজৰ যিকোনো স্থানলৈ এমিটাৰটো স্থানান্তৰ কৰা। প্ৰতিবাৰতে এমিটাৰৰ পাঠ লোৱা।
- এমিটাৰৰ মাজেৰে যোৱা প্ৰবাহৰ মানৰ কিবা পৰিবৰ্তন পাইছানে?

তুমি দেখিবা যে এমিটারত প্রবাহৰ মান একেই থাকে; ইয়াৰ অৰহানৰ ওপৰত প্রবাহৰ মান নিৰ্ভৰশীল নহয়। ইয়াৰ অৰ্থ হ'ল বোধকৰ শ্ৰেণীবন্ধ সজ্জাত বৰ্তনীৰ সকলো অংশতে প্রবাহৰ মান একে হয় বা প্ৰত্যেক বোধকৰ মাজেৰে একে প্ৰবাহ চালিত হয়।

কাৰ্যকলাপ-12.5

- কাৰ্যকলাপ 12.4 ৰ তিনিটা বোধক শ্ৰেণীবন্ধ সজ্জাত, চিৰ 12.6 ত দেখুওৱাৰ দৱে X আৰু Y প্ৰাসৰ মাজত এটা ভল্টমিটাৰ সংযোগ কৰা।
বৰ্তনীৰ প্লাগ চাবিটো বন্ধ কৰা আৰু ভল্টমিটাৰৰ পাঠ লোৱা। ই বোধককেইটাৰ শ্ৰেণীবন্ধ সজ্জাটোৰ দুই মূৰৰ মাজৰ বিভৱভেদৰ মান দিব। ধৰা হওঁক এই মান V। এতিয়া বেটোৰীৰ দুই মূৰৰ বিভৱভেদৰ জোখ লোৱা। দুয়োটা মান তুলনা কৰা।
- প্লাগ চাবিটো মুক্ত কৰা আৰু ভল্টমিটাৰটো সংযোগহীন কৰা। এতিয়া 12.8 নং চিৰত দেখুওৱাৰ দৱে প্ৰথমটো বোধকৰ X আৰু P ৰ মাজত ভল্টমিটাৰটো সংযোগ কৰা।



চিৰ-12.8

- প্লাগ চাবিটো বন্ধ কৰা আৰু প্ৰথম বোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জোখা। ধৰা হওঁক ই V₁।
- একেদৰে ই দুটা বোধকৰো দুই মূৰৰ মাজৰ বিভৱভেদ পৃথকে পৃথকে জোখা। ধৰা হওঁক এই মানকেইটা যথাক্রমে V₁ আৰু V₂।
- V, V₁, V₂ আৰু V₃ ৰ মাজৰ সম্পর্ক প্ৰতিষ্ঠা কৰা।

তুমি দেখিবা যে বিভৱভেদ V ৰ মান V₁, V₂ আৰু V₃ ৰ যোগফলৰ সমান। অৰ্থাৎ বোধকৰ শ্ৰেণীবন্ধ সজ্জাৰ দুই মূৰৰ মাজৰ মুঠ বিভৱভেদ প্ৰতিটো বোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদৰ যোগফলৰ সমান। অৰ্থাৎ,

$$V = V_1 + V_2 + V_3 \quad (12.11)$$

চিৰ 12.8 ত দেখুওৱা বৈদ্যুতিক বৰ্তনীটোত ধৰা হওঁক I প্ৰবাহ চালিত হৈছে। প্ৰতিটো বোধকৰ মাজেৰে চালিত প্ৰবাহৰ মানো I হ'ব। শ্ৰেণীবন্ধ সজ্জাত থকা বোধক তিনিটাৰ ঠাইত R মানৰ এটা সমতুল্য বোধক সংযোগ কৰাটো সন্তুষ্ট, যাৰ দুই মূৰৰ মাজৰ বিভৱভেদ V আৰু ইয়াৰ মাজেৰে চালিত প্ৰবাহ I পূৰ্বৰ দৱে একে থাকিব। গোটেই বৰ্তনীটোত ওমৰ সূত্ৰ প্ৰয়োগ কৰি আমি পাওঁ,

$$V = I R \quad (12.12)$$

তিনিওটা বোধকত পৃথকে পৃথকে ওমৰ সূত্র প্ৰয়োগ কৰিলে আমি আৰু পাওঁ যে —
 $V_1 = IR_1$ [12.13(a)]
 $V_2 = IR_2$ [12.13(b)]
 আৰু $V_3 = IR_3$ [12.13(c)]

12.11 নং সমীকৰণৰ পৰা


$$IR = IR_1 + IR_2 + IR_3 \quad (12.14)$$

$$\text{বা, } R = R_1 + R_2 + R_3$$

আমি সিদ্ধান্ত ল'ব পাৰ্বোঁ যে কেইবাটাৰ বোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে সজ্জাটোৰ
বোধ R_s সিহিঁতোৰ বোধ R_1, R_2, R_3 ৰ মোগফলৰ সমান আৰু ই যিকোনো এটা স্বতন্ত্ৰ
বোধৰ মানতকৈ বেছি।

উদাহৰণ 12.7

20 Ω বোধক এটা বৈদ্যুতিক বাল্ব আৰু 4 Ω বোধক এডাল পৰিবাহী 6V ৰ বেটেৰী এটাৰ
সৈতে সংযোগ কৰা হৈছে (চিত্ৰ 12.9) (a) বৰ্তনীৰ মুঠ বোধ উলিওৱা, (b) বৰ্তনীৰ
মাজেৰে যোৱা প্ৰবাহ আৰু (c) বৈদ্যুতিক বাল্ব আৰু পৰিবাহীৰ দুই মূৰৰ মাজৰ বিভৱভৰ্তু
উলিওৱা।



চিত্ৰ-12.9 : 4 Ω ৰ বোধক আৰু 6V ৰ বেটেৰীৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা এটা বৈদ্যুতিক বাল্ব।

সমাধান :

বৈদ্যুতিক বাল্বটোৰ বোধ $R_1 = 20 \Omega$ শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা পৰিবাহীডালৰ

বোধ $R_2 = 4 \Omega$

বৰ্তনীটোৰ মুঠ বোধ

$$R = R_1 + R_2$$

$$R_s = 20 \Omega + 4 \Omega = 24 \Omega$$

বেটেৰীটোৰ দুই মূৰৰ মাজৰ বিভৱভৰ্তু

$$V = 6V$$

গতিকে ওমৰ সূত্ৰ অনুসৰি বৰ্তনীৰ মাজেৰে চালিত প্ৰবাহ হ'ব —

$$I = \frac{V}{R_s}$$

$$= \frac{6V}{24\Omega} = 0.25 A.$$

বৈদ্যুতিক বাল্ব আক পরিবাহীডালত পৃথকে ওমৰ সূত্র প্ৰয়োগ কৰিলে আমি পাৰ্ট, বাল্বটোৰ দুয়োমুৰৰ বিভৱভেদ $V_1 = 20\Omega \times 0.25A = 5V$.

আক পরিবাহীডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ $V_2 = 4\Omega \times 0.25 A = 1V$.

ধৰা হওঁক, বৈদ্যুতিক বাল্ব আক পরিবাহীডালৰ শ্ৰেণীবদ্ধ সজ্জাটোৰ ঠাইত এটা সমতুল্য বোধক প্ৰতিষ্ঠাপিত কৰিব বিচাৰোঁ। ইয়াৰ বোধ এনেকুৱা হ'ব লাগিব যাতে 6V বিভৱভেদৰ বেটেৰীৰ বাবে বৰ্তনীৰ মাজেৰে 0.25A প্ৰবাহ চালিত হয়। সমতুল্য বোধকটোৰ বোধ Rৰ মান হ'ব—

$$R = \frac{V}{I} = \frac{6V}{0.25A} = 24 \Omega.$$

শ্ৰেণীবদ্ধ বৰ্তনীটোত এইটোৱেই হ'ব মুঠ বোধৰ মান। ই দুটা বোধৰ যোগফলৰ সমান।

প্ৰশ্নাৰ লী

- প্ৰতিটোৰে 2V কৈ তিনিটা কোষৰ এটা বেটেৰী, এটা 5Ω বোধক, এটা 8Ω বোধক, এটা 12Ω বোধক আক এটা প্লাগ চাবি শ্ৰেণীবদ্ধভাৱে সংযোগ কৰি এটা বৰ্তনীৰ নস্তা অংকন কৰা।
- বোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবৰ বাবে এটা এমিটাৰ আক 12Ω বোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্টমিটাৰ সংযোগ কৰি । নং প্ৰশ্নত দিয়া বৰ্তনীটো পুনৰ অংকন কৰা। এমিটাৰ আক ভল্টমিটাৰৰ পাঠ কি হ'ব?




12.6.2 সমান্তৰাল বোধক (Resistors in Parallel) :

এতিয়া চিত্ৰ-12.7 ত দেখুৱাৰ দৰে কোষৰ সমষ্টি (বা বেটেৰী) এটাৰ লগত সমান্তৰালভাৱে সংযোজিত তিনিটা বোধকৰ প্ৰসংগ উত্থাপন কৰোঁ।


কাৰ্য্যকলাপ-12.6

- R_1, R_2 আক R_3 বোধৰ তিনিটা বোধকৰ এটা সমান্তৰাল সজ্জা XY গঠন কৰা। ইয়াক এটা বেটেৰী, এটা প্লাগচাবি আক এমিটাৰৰ লগত চিত্ৰ 12.10 ত দেখুওৱাৰ দৰে সংযোগ কৰা। আকো বোধকৰ সজ্জাটোৰ লগত এটা ভল্টমিটাৰ সমান্তৰালভাৱে সংযোগ কৰা।
- প্লাগ চাবিটো বন্ধ কৰা আক এমিটাৰৰ পাঠ লোৱা। ধৰা হওঁক প্ৰবাহৰ মান I। ভল্টমিটাৰৰ পাঠোঁ লোৱা। ই সজ্জাটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ V বৰ মান দিব। প্ৰতিটো বোধকৰ দুই মূৰৰ মাজৰ বিভৱভেদৰ মানো V। প্ৰতিটো বোধকৰ লগত ভল্টমিটাৰ সংযোগ কৰি ইয়াক প্ৰতীয়মান কৰিব পাৰি (চিত্ৰ-12.11 চোৱা)



চিত্ৰ-12.10

- প্রাগটোৰ পৰা চাবিটো মুঠ কৰা। বৰ্তনীৰ পৰা এমিটাৰ আৰু ভল্টমিটাৰ আতঁব কৰা। চিৰ 12.11 ত দেখুওৱাৰ দৰে এমিটাৰটো ৰোধক R_p ৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা। এমিটাৰৰ পাঠ লোৱা।



চিৰ-12.11

- একেদৰে R_1 আৰু R_2 ৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ জোখ লোৱা। ধৰা হওঁক এই মান যথাক্রমে I_2 , আৰু I_3 , I_1 , I_2 আৰু I_3 ৰ মাজৰ সম্পৰ্কটো কি হ'ব?

দেখা গল যে মুঠ প্ৰবাহ I ৰ মান সজ্জাটোৰ প্ৰতিটো শাখাৰ মাজেৰে যোৱা পৃথক প্ৰবাহৰ যোগফলৰ সমান।

$$I = I_1 + I_2 + I_3 \quad (12.15)$$

ধৰা হওঁক ৰোধকৰ সমান্তৰাল সজ্জাটোৰ সমতুল্য ৰোধ R_p । ৰোধকৰ সমান্তৰাল সজ্জাটোত ওমৰ সূত্ৰ প্ৰয়োগ কৰি আমি পাওঁ,

$$I = \frac{V}{R_p} \quad (12.16)$$

প্ৰতিটো ৰোধকত ওমৰ সূত্ৰ প্ৰয়োগ কৰিলে আমি পাই

$$I_1 = \frac{V}{R_1}, \quad I_2 = \frac{V}{R_2}, \quad \text{আৰু} \quad I_3 = \frac{V}{R_3} \quad (12.17)$$

(12.15) ৰ পৰা (12.17) সমীকৰণ ব্যৱহাৰ কৰি আমি পাওঁ,

$$\frac{V}{R_p} = \frac{V}{R_1} + \frac{V}{R_2} + \frac{V}{R_3}$$

$$\text{বা} \quad \frac{1}{R_p} = \frac{1}{R_1} + \frac{1}{R_2} + \frac{1}{R_3} \quad (12.18)$$

এতেকে আমি সিন্ধান ল'ব কৰিব পাৰোঁ যে সমান্তৰাল সজ্জাত সংযোজিত ৰোধকৰ সমষ্টি এটাৰ সমতুল্য ৰোধৰ অনোন্যক (Reciprocal) প্ৰতিটো ৰোধৰ অনোন্যকৰ যোগফলৰ সমান।

উদাহৰণ 12.8

12.10 নং চিৰিত দেখুওৱা বৰ্তনীটোত ধৰা হওঁক R_1 , R_2 আৰু R_3 ৰোধকৰ মান যথাক্রমে 5Ω , 10Ω আৰু 12Ω যিটো $12 V$ ৰ বেটৈৰী এটাৰ লগত সংযোগ কৰা হৈছে। (a) প্ৰতিটো ৰোধকৰ মাজেৰে চালিত হোৱা প্ৰবাহৰ মান উলিওৱা, (b) বৰ্তনীটোৰ মুঠ প্ৰবাহৰ মান আৰু (c) বৰ্তনীটোৰ মুঠ ৰোধ উলিওৱা।

সমাধান :

$R_1 = 5 \Omega$, $R_2 = 10 \Omega$, আৰু $R_3 = 30 \Omega$, বেটৈৰীটোৰ বিভৱভেদ, $V = 12V$ প্ৰতিটো ৰোধকৰ দুয়োমুৰৰ বিভৱভেদ। এতেকে ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ উলিয়াবলৈ আমি ওমৰ সূত্ৰ ব্যৱহাৰ কৰিম।

$$R_1 \text{ বর্ষে } \text{যোৱা প্ৰবাহ } I_1 = \frac{V}{R_1} = \frac{12V}{5\Omega} = 2.4 \text{ A.}$$

$$R_2 \text{ বর্ষে } \text{যোৱা প্ৰবাহ } I_2 = \frac{V}{R_2} = \frac{12V}{10\Omega} = 1.2 \text{ A}$$

$$R_3 \text{ বর্ষে } \text{যোৱা প্ৰবাহ } I_3 = \frac{V}{R_3} = \frac{12V}{30\Omega} = 0.4 \text{ A}$$

$$\text{বৰ্তনীটোত মুঠ প্ৰবাহ, } I = I_1 + I_2 + I_3 = (2.4 + 1.2 + .4) \text{ A} = 4 \text{ A}$$

সমীকৰণ 12.18 যে দিয়া মতে মুঠ ৰোধ R_p হ'ব —

$$\frac{1}{R_p} = \frac{1}{5} + \frac{1}{10} + \frac{1}{30} = \frac{1}{3}$$

এতেকে, $R_p = 3 \Omega$ ।

উদাহৰণ 12.9

12.12 নং চিত্ৰত যদি $R_1 = 10 \Omega$, $R_2 = 40 \Omega$, $R_3 = 30 \Omega$, $R_4 = 20 \Omega$, $R_5 = 60 \Omega$

হয় আৰু $12V$ ব বেটোৰী এটা যদি সজ্জাটোৰ লগত সংযোগ কৰা হয়, তেনেহ'লে

(a) বৰ্তনীটোৰ মুঠ ৰোধ আৰু (b) বৰ্তনীটোৰ মাজেৰে চালিত মুঠ প্ৰবাহৰ মান উলিওৱা।

সমাধান :

ধৰা হওঁক R_1 আৰু R_2 সমান্তৰাল ৰোধককেইটা এটা সমতুল্য ৰোধক R' ব সহায়েৰে সলনি কৰা হ'ল। একেদৰেই R_3 , R_4 আৰু R_5 সমান্তৰাল ৰোধককেইটা অন্য এটা সমতুল্য ৰোধক R'' বে সলনি কৰা হ'ল। তাৰ পিছত সমীকৰণ 12.18 ব্যৱহাৰ কৰি

$$\text{আমি পাওঁ} — \frac{1}{R'} = \frac{1}{10} + \frac{1}{40} = \frac{5}{40}$$

$$\text{অৰ্থাৎ } R' = 8 \Omega$$

$$\text{একেদৰে, } \frac{1}{R''} = \frac{1}{30} + \frac{1}{20} + \frac{1}{60} = \frac{6}{60}$$


$$\text{অৰ্থাৎ } R'' = 10 \Omega$$

$$\text{গতিকে, মুঠ ৰোধ } R = R' + R'' = 18 \Omega$$

প্ৰবাহ গণনাৰ বাবে আমি ওমৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ —

$$= 0.67 \text{ A}$$

আমি দেখা পালোঁ যে শ্ৰেণীবদ্ধ সজ্জাত বৰ্তনীটোৰ মাজেৰে যোৱা প্ৰবাহৰ মান গোটেই বৰ্তনীটোতে একে থাকে। এতেকে এটা বৈদ্যুতিক বাল্ব আৰু এটা বৈদ্যুতিক হিটোৰ শ্ৰেণীবদ্ধভাৱে সংযোগ কৰাটো স্বাভাৱিকতে অবাস্তৱ কাৰণ সিইত্তক সঠিকভাৱে চলাবলৈ যথেষ্ট পৃথক মানৰ প্ৰবাহৰ প্ৰয়োজন। (উদাহৰণ-12.3 দ্রষ্টব্য)। শ্ৰেণীবদ্ধ সজ্জাৰ আন এটা সীমাবদ্ধতা এয়ে যে বৰ্তনীটোৰ কোনো এটা উপাদান বিকল হ'লে বৰ্তনীটো মুক্ত হৈ যায় আৰু ফলত বাকী উপাদানৰোৱে কাম নকৰে। কেতিয়াবা কোনো উৎসৱ, বিয়া আদিত ঘৰ অলংকৰণৰ বাবে নাচি থকা চাকি (fairy light) ব্যৱহাৰ কৰিছ যদি বিজুলী মিঞ্জিজনে বেয়া হোৱা বাল্ব এটা বিচাৰি উলিয়াওঁতে বা তাক সলনি কৰোতে বহু সময় লোৱাটো দৃষ্টিগোচৰ হৈছে নিশ্চয়। এই ক্ষেত্ৰত বেয়া হোৱা বাল্বটো উলিয়াবলৈ প্ৰতিটো বাল্ব পৰীক্ষা কৰিব লগা হয়। আনহাতে এটা সমান্তৰাল বৰ্তনীয়ে বৈদ্যুতিক সঁজুলিবোৰ মাজেৰে প্ৰবাহক বিভক্ত কৰে। সমান্তৰাল বৰ্তনীত মুঠ ৰোধৰ মান (12.18) নং সমীকৰণ মতে হ্ৰাস হয়। প্ৰতিটো সঁজুলিব ৰোধ বিভিন্ন হ'লে সিইত্তক ঠিকমতে চলাবলৈ বেলেগ বেলেগ মানৰ প্ৰবাহ দৰকাৰ হয়, তেনেক্ষেত্ৰত সমান্তৰাল সজ্জা অতিকৈ সুবিধাজনক।



চিৰ- 12.12

শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাৰ ৰোধকৰ বিন্যাস দেখুওৱা এটা বৈদ্যুতিক বৰ্তনী

প্ৰশ্না বৰ্লী

1. নিম্নোক্তবোৰ সমান্তৰাল সংযোজন বোধ নিৰ্ণয় কৰা। — (a) $1\ \Omega$ আৰু $10^6\ \Omega$, (b) $1\ \Omega$, $10^3\ \Omega$ আৰু $10^6\ \Omega$
2. $100\ \Omega$ ৰ এটা বৈদ্যুতিক বাল্ব, $50\ \Omega$ ৰ এটা পাউকটি দেকা সঁজুলি আৰু $500\ \Omega$ ৰোধৰ এটা পানীৰ ফিল্টাৰ $220\ V$ উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইন্ট্ৰি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্ৰবাহ লয় তেন্তে ইন্ট্ৰিটোৰ বোধ কিমান হ'ব আৰু ইয়াৰ মাজেৰে চালিত প্ৰবাহ কিমান হ'ব?
3. এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয়?
4. $2\ \Omega$, $3\ \Omega$ আৰু $6\ \Omega$ ৰ তিনিটা বোধক কেনেকৈ সংযোগ কৰিলে সিইতৰ মুঠ ৰোধ (a) $4\ \Omega$ আৰু (b) $1\ \Omega$ পোৱা যাব?
5. $5\ \Omega$, $8\ \Omega$, $12\ \Omega$ আৰু $24\ \Omega$ ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাৰ পৰা (a) সৰ্বোচ্চ আৰু (b) সৰ্বনিম্ন মুঠ ৰোধৰ মান কিমান হ'ব?



12.7 বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া (HEATING EFFECT OF ELECTRIC CURRENT) :

আমি জানো যে বেটাৰী বা কোষ হৈছে বৈদ্যুতিক শক্তিৰ এটা উৎস। কোষটোৰ ভিতৰত ঘটা বাসায়নিক বিক্ৰিয়াই ইয়াৰ প্ৰাত্যুগলৰ মাজত বিভৱভেদ সৃষ্টি কৰে আৰু ইয়েই বেটাৰীটোৰ লগত সংলগ্ন এটা বোধক বা একাধিক বোধকৰ সজ্জাৰ মাজেৰে ইলেক্ট্ৰন সঞ্চালিত কৰি বিদ্যুৎ প্ৰবাহ চালিত কৰে। 12.2 নং অনুচ্ছেদত আমি এইটোও দেখিলো যে প্ৰবাহ বৰ্তাই বাখিবলৈ উৎসটোৱে অবিৰতভাৱে শক্তি খৰচ কৰিব লাগে। এই শক্তি ক'লৈ যায়? প্ৰবাহ বৰ্তাই থাকোতে উৎসৰ শক্তিৰ এটা অংশ প্ৰয়োজনীয় কাম (যেনে - বৈদ্যুতিক পাংখা এখনৰ পাখিকেইখন ঘূৰাওঁতে) কৰাত ব্যৱহাৰ হ'ব পাৰে। উৎসৰ বাকী থকা অংশখিনি সঁজুলিৰ উফতা বৃদ্ধি কৰা তাপ হিচাপে খৰচ হ'ব পাৰে। এয়া আমাৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতা। উদাহৰণস্বৰূপে এখন বৈদ্যুতিক পাংখা একেৰাহে বহুময় ধৰি চলি থাকিলো গৰম হৈ যায়। এনে আৰু বহুতো উদাহৰণ আছে। আনহাতে যদি বৈদ্যুতিক বৰ্তনী এটা সম্পূৰ্ণকৰপে বোধকীয় হয়, অৰ্থাৎ কেৱল বোধকৰ সজ্জা এটাহে বেটাৰী এটাৰ লগত সংযোগ কৰা থাকে তেন্তে উৎসৰ শক্তিৰ গোটেইখিনিয়েই কেৱল তাপ হিচাপে অপচয় হয়। ইয়াকে বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলি কোৱা হয়। বৈদ্যুতিক হিটাৰ, বৈদ্যুতিক ইন্সি আদি সঁজুলিসমূহত এই ক্ৰিয়াৰ প্ৰয়োগ হয়।

ধৰা হওঁক R ৰোধৰ বোধক এটাৰ মাজেৰে I প্ৰবাহ চালিত হৈছে। ধৰা হওঁক ইয়াৰ দুই মূৰৰ মাজৰ বিভৱভেদ V (চিৰি-12.13)। ধৰা হওঁক তাৰ মাজেৰে Q পৰিমাণৰ আধান চালিত হওঁতে প্ৰয়োজনীয় সময়। V বিভৱভেদেৰে Q আধান চালিত কৰোতে সময় হোৱা কাৰ্য হ'ব VQ । এতেকে I সময়ত উৎসই যোগান ধৰা শক্তিৰ পৰিমাণ হ'ব VQ । এতেকে উৎসই বৰ্তনীটোলৈ যোগান ধৰা ক্ষমতা হ'ব

$$P = V \frac{Q}{I} = VI \quad (12.19)$$

নাইৰা, I সময়ত উৎসই বৰ্তনীটোলৈ যোগান ধৰা শক্তি হ'ব P_{xt} , অৰ্থাৎ VI । উৎসটোৱে খৰচ কৰা এই শক্তিখিনিৰ কি হ'ব? এই শক্তিখিনি বোধকত তাপ হিচাপে অপচয় হয়। গতিকে সুস্থিৰ প্ৰবাহ I ৰ বাবে, I সময়ত উৎপন্ন হোৱা তাপ H হ'ব,


$$H = VIt \quad (12.20)$$

ওমৰ সূত্ৰ (সমীকৰণ-12.15) প্ৰয়োগ কৰি আমি পাওঁ

$$H = I^2 R t \quad (12.21)$$

ইয়াকে তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ বুলি কোৱা হয়। সূত্ৰটোৱ
মতে ৰোধক এটাৰ উৎপন্ন হোৱা তাপ (i) প্ৰদত্ত ৰোধৰ বাবে
প্ৰবাহৰ বৰ্গৰ সমানুপাতিক, (ii) প্ৰদত্ত প্ৰবাহৰ বাবে ৰোধৰ
সমানুপাতিক, (iii) ৰোধকৰ মাজেৰে যোৱা প্ৰবাহ চলি থকা সময়ৰ
সমানুপাতিক। ব্যৱহাৰিক ক্ষেত্ৰত, যেতিয়া বৈদ্যুতিক সঁজুলি
এটা জ্ঞাত বিভৱ উৎস এটাৰ লগত সংযোগ কৰা হয়, তেতিয়া
সমীকৰণ (21.21) ব্যৱহাৰ কৰি H ৰ মান নিৰ্ণয় কৰা হয়। ইয়াত

প্ৰবাহৰ মান $I = \frac{V}{R}$ সমীকৰণৰ পৰা উলিওৱা হয়।



চিত্ৰ-12.13

সম্পূৰ্ণ প্ৰতিৰোধী বচনীত এটা নিয়ত প্ৰবাহ

উদাহৰণ 12.10

এটা বৈদ্যুতিক ইন্ট্ৰিয়ে তাপ উৎপাদনৰ হাৰ সৰ্বোচ্চ হৈ থকা অৱস্থাত 840 W হাৰত আৰু
তাপ উৎপাদনৰ হাৰ সৰ্বনিম্ন হৈ থকা সময়ত 360W হাৰত শক্তি খৰচ কৰে। বিভৱৰ মান
220 V। প্ৰতি ক্ষেত্ৰতে প্ৰবাহ আৰু ৰোধৰ মান কি হ'ব?

সমাধান :

সমীকৰণ (12.19)ৰ পৰা আমি জানো যে বিনিয়োগ হোৱা ক্ষমতা $P = VI$

$$\text{গতিকে প্ৰবাহ } I = \frac{P}{V}$$

$$(a) \text{ যেতিয়া সৰ্বোচ্চ হাৰত তাপ উৎপন্ন হয়} — I = \frac{840 \text{ W}}{220 \text{ V}} = 3.82 \text{ A}$$

$$\text{আৰু বৈদ্যুতিক ইন্ট্ৰিয়ে বোধ হ'ব} — R = \frac{V}{I} = \frac{220 \text{ V}}{3.82 \text{ A}} = 57.60 \Omega$$

$$(b) \text{ যেতিয়া সৰ্বনিম্ন হাৰত তাপ উৎপন্ন হয়} — I = \frac{360 \text{ W}}{22 \text{ V}} = 1.64 \text{ V}$$

$$\text{আৰু বৈদ্যুতিক ইন্ট্ৰিয়ে বোধ হ'ব} — R = \frac{V}{I} = \frac{220 \text{ V}}{1.64 \text{ A}} = 134.15 \Omega$$

উদাহৰণ 12.11

4Ω বৰ বোধক এটাৰ প্ৰতি ছেকেণ্ঠত উৎপন্ন হোৱা তাপ 100 J। ৰোধকটোৱ দুই মূৰৰ
মাজৰ বিভৱভেদ উলিওৱা।

সমাধান :

$$H = 100 \text{ J}, R = 4 \Omega, t = 1 \text{ s}, V = ?$$

সমীকৰণ 12.21ৰ পৰা আমি পাওঁ যে ৰোধক এটাৰ মাজেৰে চালিত প্ৰবাহ হ'ব —

$$I = \sqrt{\left(\frac{H}{Rt}\right)} = \sqrt{\left(\frac{100\text{J}}{(4 \Omega \times 1 \text{ s})}\right)} = 5 \text{ A.}$$

গতিকে, ৰোধকটোৱ দুই মূৰৰ বিভৱভেদ V হ'ব [সমীকৰণ (12.5)ৰ পৰা]

$$\begin{aligned} V &= IR \\ &= 5 \text{ A} \times 4 \Omega = 20 \text{ V} \end{aligned}$$

প্ৰ শাৰ লী

1. বৈদ্যুতিক হিটাৰৰ তাপ উপাদনডাল (heating element) দীপু হয়; কিন্তু সংযোগী তাৰবোৰ এনে নহয়, কিয় ?
2. 9600 কুলুম্ব আধান 1 ঘণ্টাত 50 V বিভূতিক মাজেৰে সম্পাদিত হ'লে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা।
3. 20 Ω বোধৰ এটা বৈদ্যুতিক ইন্সি যে 5 A প্ৰবাহ লয়। 30 ছেকেণ্ডত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা।



12.7.1 বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ ব্যৱহাৰিক প্ৰয়োগ (Practical Applications of Heating Effect of Electric Current) :

পৰিবাহীত তাপৰ উৎপাদন বিদ্যুৎ প্ৰবাহৰ এটা অৱশ্যস্তাৰী ফল। বহুক্ষেত্ৰত ই অবাধ্যনীয়, কিয়নো ই লাগতিয়াল বৈদ্যুতিক শক্তিক তাপলৈ কপাস্তৰিত কৰে। বিদ্যুৎ বৰ্তনীত নিবাৰণ অসাধ্য তাপে ইয়াৰ উপাদানসমূহৰ উষ্ণতা বৃদ্ধি কৰে আৰু সিহঁতৰ ধৰ্মবোৰ সলনি কৰে। তথাপি বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ বহুতো উপযোগী প্ৰয়োগ আছে। বৈদ্যুতিক ইন্সি, পাউৰ্কটি সেকা সঁজুলি, বৈদ্যুতিক অভেন (oven), বৈদ্যুতিক কেটলি (kettle) আৰু বৈদ্যুতিক হিটাৰ হৈছে জুলৰ তাপীয় ক্ৰিয়াৰ ভিত্তিত সজা কিছুমান সঁজুলি।

বৈদ্যুতিক তাপৰ ক্ৰিয়া বৈদ্যুতিক বাল্বৰ দৰে সঁজুলিত পোহৰ উৎপন্নৰ বাবেও ব্যৱহাৰ হয়। ইয়াত ফিলামেণ্টডালে (filament) যিমান পাৰে সিমান তাপ ধৰি বাখিব লাগে যাতে ই অতিশয় উত্পন্ন হৈ পোহৰ নিৰ্গত কৰিব পাৰে। এনে উচ্চ উষ্ণতাত ফিলামেণ্টডাল গলিব নালাগিব। টাংক্টেনৰ দৰে উচ্চ গলনাংকৰ শক্তিশালী ধাতু (গলনাংক 3380°C) বাল্বৰ ফিলামেণ্ট তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। ফিলামেণ্টডাল অপৰিবাহী বস্তু আদিবদ্বাৰা যথাসম্ভৱ তাপীয়ভাৱে অন্তৰিত কৰি বাখিব লাগে। ফিলামেণ্টৰ জীৱনকাল দীঘলীয়া কৰাৰ বাবে বাল্ববিলাকত সাধাৰণতে বাসায়নিকভাৱে নিষ্ক্ৰিয় আৰ্গন আৰু নাইট্ৰজেন গেছ ভৰাই বখা হয়। ফিলামেণ্ট ব্যয় কৰা শক্তিৰ অধিকাংশ তাপ হিচাপে ওলায়, কিন্তু ইয়াৰ এটা সক অংশ পোহৰ হিচাপে বিকিৰিত হয়।

জুলৰ তাপনাৰ অন্য এটা প্ৰয়োগ হৈছে বৈদ্যুতিক বৰ্তনীত ব্যৱহাৰ কৰা ফিউজ (fuse)। ই অবাধ্যত উচ্চ প্ৰবাহ বন্ধ কৰি বৰ্তনী আৰু বৈদ্যুতিক সঁজুলিবোৰ সুৰক্ষিত কৰি বাখে। ফিউজ সঁজুলিব লগত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়। যথোপযুক্ত গলনাংকৰ কোনো ধাতু বা সংকৰ ধাতুৰ তাৰৰ টুকুৰা এটাৰ পৰা ফিউজ তৈয়াৰ কৰা হয়। উদাহৰণস্বৰূপে এলুমিনিয়াম, তাম, লো, সীহ ইত্যাদিব। যদি পূৰ্বনিৰ্ধাৰিত মানতকৈ বেছি পৰিমাণৰ প্ৰবাহ বৰ্তনীৰ মাজেৰে পাৰ হৈ যায় তেন্তে ফিউজ তাৰৰ উষ্ণতা বৃদ্ধি হ'ব। ফলত ফিউজ তাৰৰ ডাল গলি যাব আৰু বৰ্তনীটো ছেদ হ'ব। ফিউজ তাৰবিলাক সাধাৰণতে চীনামাটি (Porcelain) বা একেধৰণৰ পদাৰ্থৰ ধাতুৰ মূৰব্যুক্ত একোটা সক টেমাত (cartridge) ভৰাই বখা হয়। ঘৰত ব্যৱহৃত ফিউজবোৰ 1 A, 2 A, 3 A, 5 A, 10 A আদি নিৰিখৰ হয়। 220 Vত চলা অৱস্থাত 1 KW বৈদ্যুতিক ক্ষমতা খৰচ

কৰা এটা বৈদ্যুতিক ইন্সিৰ বৰ্তনীটোৰ মাজেৰে $\left(\frac{1000}{220}\right)$ A অৰ্থাৎ 4.54 A প্ৰবাহ চালিত হয়।

এই ক্ষেত্ৰত 5 A ব ফিউজ তাৰ ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়।

12.8 বৈদ্যুতিক ক্ষমতা (Electric Power) :

তোমালোকে আগৰ শ্ৰেণীত পঢ়ি আহিছা যে কাৰ্য কৰাৰ হাৰকেই ক্ষমতা বোলে। ই শক্তি খৰচৰ হাৰো বুজায়।

এটা বৈদ্যুতিক বৰ্তনীত শক্তিৰ খৰচ বা অপচয় হাৰ সমীকৰণ (12.21) যে দিয়ে। ইয়াক বৈদ্যুতিক ক্ষমতাও বোলা হয়। ক্ষমতা P হৈছে

$$P = VI$$

$$\text{বা, } P = I^2 R = \frac{V^2}{R} \quad (12.22)$$

বৈদ্যুতিক ক্ষমতাৰ এচ। আই একক হৈছে বাট্ট (W)। ই হৈছে 1 V বিভৱভেদত চলা কোনো বৈদ্যুতিক সঁজুলিয়ে 1 A প্ৰবাহ কঢ়িয়ালে তাত খৰচ হোৱা ক্ষমতা।

$$\text{এতেকে } 1 \text{ বাট্ট(W)} = 1 \text{ ভল্ট} \times 1 \text{ এম্পিয়ার \quad (12.23)}$$

‘বাট্ট’ এককটো বহুত সুৰ। গতিকে ব্যৱহাৰিক ক্ষেত্ৰত ‘কিলোবাট্ট’ নামৰ এটা ডাঙৰ একক এটা ব্যৱহাৰ কৰো। ই 1000 বাটৰ সমান। যিহেতু বৈদ্যুতিক শক্তি ক্ষমতা আৰু সময়ৰ গুণফল সেইবাবে বৈদ্যুতিক শক্তিৰ একক বাট ঘণ্টা (W h)। 1 বাট ক্ষমতা 1 ঘণ্টাৰ বাবে ব্যৱহাৰ হ'লে, ব্যয় হ'ব এক 1 বাট ঘণ্টা। বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক হৈছে কিলোবাট ঘণ্টা (Kw h)। ইয়াক সাধাৰণতে ‘একক’ (unit) বুলিয়ে জনা যায়।

$$1 \text{ KWh} = 1000 \text{ বাট} \times 3600 \text{ ছেকেণ্ড}$$

$$= 3.6 \times 10^6 \text{ বাট ছেকেণ্ড}$$

$$= 3.6 \times 10^6 \text{ জুল (J)}$$

বৈদ্যুতিক ক্ষমতা

বছতো মানুহে ভাবে যে বৈদ্যুতিক বৰ্তনীত ইলেক্ট্ৰন ব্যয় হয়। পিছেই ভুল! বৈদ্যুতিক বাল্ব, পাংখা আৰু ইঞ্জিনৰ দৰে বৈদ্যুতিক সঁজুলিসমূহৰ মাজেৰে ইলেক্ট্ৰনবিলাকক গতি প্ৰদান কৰিবলৈ শক্তি যোগান ধৰা বাবেহে বিদ্যুৎ পৰিষদ বা বিদ্যুৎ কোম্পানীক আমি ধন পৰিশোধ কৰো। আমি ব্যৱহাৰ কৰা শক্তিৰ বাবে আমি ধন পৰিশোধ কৰো।

উদাহৰণ 12.12

এটা বৈদ্যুতিক বাল্ব 220 V ৰ বিদ্যুৎ উৎপাদক যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হৈছে। প্ৰবাহৰ মান 0.50 A। বাল্বটোৰ ক্ষমতা কি হ'ব?

সমাধান :

$$\begin{aligned} P &= VI \\ &= 220 \text{ V} \times 0.50 \text{ A} \\ &= 110 \text{ J/s} \\ &= 110 \text{ W.} \end{aligned}$$

Example 12.13

400W নিৰিখৰ বৈদ্যুতিক বেক্রিজাৰেটৰ এটা 8 ঘণ্টা/দিন চলে। প্ৰতি KWhত 3.00 টকাকৈ 30 দিনত খৰচ হোৱা শক্তিৰ মূল্য কিমান হ'ব?

সমাধান :

বেফ্রিজাৰেটোৱে 30 দিনত ব্যয় কৰা মুঠ শক্তি হ'ব -

$$400\text{W} \times 8.0 \text{ ঘণ্টা}/\text{দিন} \times 30 \text{ দিন} = 96000 \text{ Wh}$$

$$= 96 \text{ KWh}$$

গতিকে বেফ্রিজাৰেটোৱে 30 দিন চলাওতে খৰছ হোৱা শক্তি মূল্য হ'ব
= 96 K Wh \times প্ৰতি K Wh ত 3.00 টকা = 288.00 টকা।

প্ৰশ্নাৰূলী

- এটা বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিষ্পত্তি কৰে?
- এটা বৈদ্যুতিক মটৰে 220 V লাইনৰ পৰা 5 A প্ৰবাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত
ই ব্যয় কৰা শক্তি উলিওৰা।



তোমালোকে কি শিকিলা ?

- কোনো এডাল পৰিবাহীৰ মাজেৰে চালিত ইলেক্ট্ৰনৰ সৌচক্যকে বিদ্যুৎ প্ৰবাহ বোলে। পৰম্পৰাগতভাৱে প্ৰবাহৰ
দিশ ইলেক্ট্ৰনৰ গতিৰ দিশৰ বিপৰীত লোৱা হয়।
- বৈদ্যুতিক প্ৰবাহৰ এচ আই একক এম্পিয়াৰ।
- এটা বৈদ্যুতিক বৰ্তনীত ইলেক্ট্ৰনক গতিক প্ৰদানৰ বাবে আমি কোষ বা বেটোৰী ব্যৱহাৰ কৰো। এটা কোষে
ইয়াৰ প্ৰাণ্ট দুটাৰ মাজত এটা বিভৱভেদ সৃষ্টি কৰে। ইয়াক ভল্ট (V) জোখে।
- পৰিবাহীৰ মাজেৰে ইলেক্ট্ৰনৰ প্ৰবাহক বাধা দিয়া ধৰ্মটোৱেই হৈছে ৰোধ। ই প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰে।
ৰোধৰ এচ আই একক ওম (Ω)।
- ওমৰ সূত্ৰ : উষ্ণতা স্থিৰে থকা অৱস্থাত এটা ৰোধকৰ দুই মূৰৰ বিভৱভেদ ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ
সমানুপাতিক।
- পৰিবাহীৰ ৰোধ সমানুপাতিকভাৱে তাৰ দৈৰ্ঘ্যৰ ওপৰত, ব্যস্তানুপাতিকভাৱে তাৰ প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত
আৰু পৰিবাহীৰ পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে।
- কেইবাটাও ৰোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিলে ইহাত সমতুল্য ৰোধৰ মান প্ৰতিটো ৰোধৰ যোগফলৰ
সমান
- সমানুৰালভাৱে সংযোগ কৰা ৰোধকৰ এটা সমষ্টিৰ সমতুল্য ৰোধ R_p হয়

$$\frac{1}{R_p} = \frac{1}{R_1} + \frac{1}{R_2} + \frac{1}{R_3} + \dots$$

- এটা ৰোধকত অপচয় হোৱা বৈদ্যুতিক শক্তি হ'ব—

$$W = V \times I \times t$$

- ক্ষমতাৰ একক বাট (W)। 1 V বিভৱভেদত 1 A প্ৰবাহ চালিত হওঁতে ব্যয় হোৱা ক্ষমতাক এক বাট বোলে।
- বৈদ্যুতিক শক্তিৰ ব্যৱসায়িক একক হৈছে কিলোৱাট্ ঘণ্টা (k Wh)

$$1 \text{k Wh} = 3,600,000 \text{ J} = 3.6 \times 10^6 \text{ J}$$

অনুশীলনী

- R বোধ এডাল তাঁব পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ'ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ'ল। যদি সজ্জাটোৰ সমতুল্য বোধ R' হয়, তেতিয়া R/R' অনুপাত হ'ব —
 (a) $1/25$ (b) $1/5$ (c) 5 (d) 25
- তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে?
 (a) I^2R (b) IR^2 (c) VI (d) V^2/R
- এটা বৈদ্যুতিক বাল্বল 220V আৰু 100W চিহ্নিত কৰা আছে যেতিয়া 110V ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ'ব —
 (a) 100 W (b) 75 W (c) 50 W (d) 25 W
- একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁব প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ'ল। শ্ৰেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টি হোৱা তাপৰ অনুপাত —
 (a) 1:2 (b) 2:1 (c) 1:4 (d) 4:1
- দুটা বিন্দুৰ মাজৰ বিভৱভেদে জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা ?
- এডাল তামৰ তাঁবৰ ব্যাস 0.5 mm আৰু ৰোধকতা $1.6 \times 10^{-8} \Omega \text{ m}$. 10Ω ৰোধ পাৰৰ বাবে এই তাঁবডালৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব ? যদি তাঁবডালৰ ব্যাস দুগুণ কৰা হ'ল, ৰোধৰ পৰিবৰ্তন কিমান হ'ব ?
- এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহ I ৰ মান আৰু পাৰম্পৰিক বিভৱভেদ V ৰ মান তলত দিয়া হ'ল —

I (এম্পিয়াৰ)	0.5	1.0	2.0	3.0	4.0
V (ভল্ট)	1.6	3.4	6.7	10.2	13.2

V আৰু I ৰ মাজৰ লেখ এটা অংকন কৰা আৰু ৰোধকটোৰ ৰোধ উলিওৱা।
- যেতিয়া এটা অজ্ঞাত ৰোধ 12V ৰ এটা বেটোৰীৰ লগত সংযোগ কৰা হয় তাত 2.5 mA প্ৰবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা।
- এটা 9 V বেটোৰীৰ লগত 0.2Ω , 0.3Ω , 0.4Ω , 0.5Ω আৰু 12Ω , ৰোধক কেইটা শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে। 12Ω ৰোধৰ ৰোধকটোৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈছে ?
- 176 Ω ৰ কিমানটা ৰোধক হ'লৈ 220V ৰ লাইন এটাত 5 A প্ৰবাহ পোৱা যাব ?
- প্ৰতিটো 6 Ω ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ (i) 9Ω , আৰু (ii) 4Ω হ'ব ?
- বছকেইটা বৈদ্যুতিক বাল্ব 220 V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 W বে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সৰ্বোচ্চ প্ৰবাহ 5A হয় কিমানটা বাল্ব সমান্তৰালভাৱে 220 V লাইনৰ লগত সংযোগ কৰিব লাগিব ?
- 220 V লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী A আৰু B আছে আৰু প্ৰত্যেকৰে ৰোধৰ মান 24Ω , যিকেইটা পৃথকে পৃথকে শ্ৰেণীবদ্ধভাৱে আৰু আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্ৰত প্ৰবাহ কি হ'ব ?

14. $2\ \Omega$ ৰোধক এটাৰত ব্যৱহাৰত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা (i) $1\ \Omega$ আৰু $2\ \Omega$ ৰ দুটা ৰোধক $6V$ ৰ বেটেৰী এটাৰ লগত শ্ৰেণীবদ্ধভাৱে, আৰু (ii) $12\ \Omega$ আৰু $2\ \Omega$ ৰ ৰোধক এটা $4V$ ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে।
15. এটা $220V$ ত $100\ W$ চিহ্নিত আৰু অন্যটো $220\ V$ ত $60\ W$ চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভৱ $220V$ হয়, কিমান প্ৰবাহ ইল'ব।
16. কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা $250W$ ৰ TV চেট ১ ঘণ্টা চলিলে বা এটা $1200W$ ৰ কটিসেকা সঁজুলি 10 মিনিটত চলিলে?
17. $8\ \Omega$ ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা $15\ A$ প্ৰবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা।
18. ব্যাখ্যা কৰা :
- বৈদ্যুতিক চাকিত বেছিভাগ টাংস্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয়?
 - বিদ্যুত তাপীয় সঁজুলি যেনে কটি সেকা সঁজুলি আৰু ইন্সিৰ বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰধাতু কিয় ব্যৱহাৰ কৰা হয়?
 - ঘৰৰা বৰ্তনীবিলাকত শ্ৰেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা হয়?
 - এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবৰ্তন হয়?
 - বৈদ্যুতিক সৰুবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাৰ' কিয় ব্যৱহাৰ কৰা হয়?

DAILY ASSAM